

অসম ৰাজ্যিক জৈৱবৈচিত্ৰ্য পৰিষদ  
খচৰা জাননী  
মাজুলীক জৈৱবৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা

জৈৱবৈচিত্ৰ্য আইন (Biological Diversity Act), ২০০২ (২০০৩ ৰ ১৮ নং)ৰ ৩৭ নং ধাৰাৰ উপধাৰা (১) আৰু অসম জৈৱবৈচিত্ৰ্য অধিনিয়ম, (Assam Biodiversity Rules) ২০১০ ৰ ২৪(১) নিয়মৰ জৰিয়তে প্ৰাপ্ত অধিকাৰৰ ভিত্তিত, অসম চৰকাৰে, অসম ৰাজ্যিক জৈৱবৈচিত্ৰ্য পৰিষদৰ প্ৰস্তাৱমৰ্মে, মাজুলী জিলাৰ অধীনস্থ নদীদ্বীপ মাজুলীক অসমৰ “জৈৱবৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ” হিচাপে ঘোষণা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

প্ৰস্তাৱটিৰ মূল্যায়নৰ বাবে শ্ৰী যাদৱ মলাই পায়ৈঙৰ অধ্যক্ষতাত গঠিত বিশেষজ্ঞ সমিতিয়ে ১৫ ডিচেম্বৰ, ২০১৬ তাৰিখে, মাজুলীত উক্ত প্ৰস্তাৱটি আলোচনা কৰি এই ঘোষণাৰ বাবে সন্মতি প্ৰকাশ কৰে। উক্ত সমিতিখনে মত প্ৰকাশ কৰে যে, নদীদ্বীপটোৱে জৈৱবৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণাৰ বাবে দৰকাৰী নিম্নোক্ত দিশসমূহ সম্পূৰ্ণ কৰিছে -

- ১। প্ৰাকৃতিক, অৰ্ধ-প্ৰাকৃতিক তথা মানৱসৃষ্ট আৱাসভূমিত বিভিন্ন প্ৰকাৰৰ জীৱকূলৰ প্ৰচুৰ বৈচিত্ৰ্যময় উপস্থিতি।
  - ২। উদ্ভিদ তথা প্ৰাণীকূলৰ বনৰীয়া তথা পোহনীয়া/কৃষিজাত প্ৰজাতিৰ বৈচিত্ৰ্য তথা এইসমূহৰ বন্য পূৰ্বপুৰুষ অথবা আন্তঃপ্ৰজাতিগত বৈচিত্ৰ্য।
  - ৩। থলুৱা (Endemic), দূস্থাপ্য আৰু বিপদাপন্ন প্ৰজাতি, মুখ্য প্ৰজাতি (Keystone Species), বিবৰ্তনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ প্ৰজাতি আদিৰ প্ৰাচুৰ্য।
  - ৪। ঋতুকালীন প্ৰব্ৰজনকাৰী প্ৰজাতিৰ খাদ্য আৰু প্ৰজননৰ বাবে উপযুক্ত আৱাসস্থল হিচাপে চিহ্নিত অঞ্চলৰ উপস্থিতি,
  - ৫। বিপদাপন্ন প্ৰজাতি তথা থলুৱা (Endemic) উদ্ভিদ আৰু প্ৰাণীৰ বাবে আশ্ৰয়স্থল অথবা অহা-যোৱাৰ বাট হিচাপে ব্যৱহৃত এলেকাৰ পয়োভৰ।
  - ৬। সাংস্কৃতিক, নীতিগত তথা সৌন্দৰ্যগত মূল্যসম্পন্ন অঞ্চল তথা সাংস্কৃতিক বৈচিত্ৰ্যময়তা আৰু সুদীৰ্ঘ ইতিহাসসমৃদ্ধ স্থানৰ পয়োভৰ।
- উক্ত সমিতিয়ে লগতে, এই কথাও সুস্পষ্ট কৰি দিয়ে যে, “নদীদ্বীপ মাজুলীক ‘জৈৱবৈচিত্ৰ্য ঐতিহ্যক্ষেত্ৰ’ হিচাপে কৰা ঘোষণাই ৰাইজে নিজস্বভাৱে গ্ৰহণ কৰা সিদ্ধান্তৰ বাহিৰে স্থানীয় সম্পদসমূহৰ সদ্যপ্ৰচলিত ব্যৱহাৰ তথা ব্যৱহাৰিক প্ৰয়োগৰ ক্ষেত্ৰত, স্থানীয় ৰাইজৰ ওপৰত কোনো সীমাবদ্ধতা আৰোপ নকৰে। জৈৱবৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ ঘোষণাৰ মুখ্য উদ্দেশ্য হ’ল বৰ্তমানে উপলব্ধ সম্পদসমূহৰ সংৰক্ষণৰ জৰিয়তে স্থানীয় ৰাইজৰ জীৱনৰ মানদণ্ডৰ উৎকৰ্ষ সাধন কৰা।”

এই খচৰা জাননী ৰাইজৰ হিতাৰ্থে আৰু জাননী প্ৰকাশৰ ৩০ দিনৰ ভিতৰত, বিষয়টো সন্দৰ্ভত বিভিন্ন হিতাধিকাৰীসকলৰ পৰামৰ্শ তথা মন্তব্য বিচাৰি প্ৰকাশ কৰা হ’ল। এই সন্দৰ্ভত থকা পৰামৰ্শ, মন্তব্য আদি ইমেইল যোগে [assambioboard@gmail.com](mailto:assambioboard@gmail.com) ঠিকনাত অথবা ডাক যোগে অসম ৰাজ্যিক জৈৱবৈচিত্ৰ্য পৰিষদ, অৰণ্য ভৱন, দ্বিতীয় মহলা, পাঞ্জাবাৰী, গুৱাহাটী-৭৮১০৩৭ - এই ঠিকনাত প্ৰেৰণ কৰিব পাৰিব।

সদস্য সচিব  
অসম ৰাজ্যিক জৈৱবৈচিত্ৰ্য পৰিষদ